

কিছান ক্রেডিট কাৰ্ড লোনৰ লক্ষ্য হ'ল খেতি-পথাৰৰ  
খৰচৰ জোৰা মাৰিবলৈ, কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ  
আৰু ঘৰুৱা ব্যয়ৰ প্ৰয়োজন পূৰাবলৈ কৃষকলৈ  
যথোপযুক্ত আৰু সময়োপযোগী ঋণ প্ৰদান কৰা।

### মুখ্য বৈশিষ্ট্যসমূহ:

- যিকোনো দোকানতে কৃষি সামগ্ৰী কিনাৰ বাবে ঋণ  
লওঁতাৰ বাবে কৃষি কাৰ্ড।
- ₹250 লাখ পৰ্যন্ত ঋণৰ আকৰ্ষণীয় সীমা
- বেংকৰ গ্ৰাম্য তথা অৰ্ধ নগৰীয়া শাখাসমূহত  
দিয়া সুদ অনুদান ঋণসমূহ।
- একান্তভাৱে নিয়োজিত ৰিলেশ্যনশ্বিপ মেনেজাৰ
- ততালিকে মঞ্জুৰী আৰু বিতৰণ
- সুদৰ আকৰ্ষণীয় হাৰ
- উদ্যানকৃষি আৰু কৃষি যান্ত্ৰিককৰণৰ বাবে ঋণ
- বিনামূল্যে বীমাৰ সুৰক্ষা
- সমস্ত শস্যৰ বাবে শস্য বীমা পোৱা যায়

### যোগ্যতা:

- আৱেদনকাৰীৰ সৰ্বনিম্ন বয়স - 18 বছৰ
- ঋণৰ ম্যাদৰ শেষ দিন অনুযায়ী সৰ্বোচ্চ বয়স 75 বছৰ
- যোজনাখনৰ অধীনত কেৱল আৱাসিক নাগৰিক  
আৰু এইচ ইউ এফ যোগ্য

অধিক জানিবলৈ অনুগ্রহ কৰি 1800 210 2433 (ট'ল ফ্ৰী)-লৈ মিছড কল দিয়ক

যোগাযোগ কৰক:

কিছান ক্রেডিট কাৰ্ড লোন মঞ্জুৰ কৰা হ'ব এলিচ বেংকৰ দ্বাৰা নিৰ্ধাৰিত যোগ্যতাৰ  
মানদণ্ড পূৰণ কৰা সাপেক্ষে, এলিচ বেংকৰ একমাত্ৰ বিবেচনাধীনত। কিছান ক্রেডিট  
কাৰ্ড লোনত প্ৰযোজ্য নিয়ম আৰু চৰ্ত নিয়ামক আৱশ্যকতা আৰু / বা এলিচ বেংকৰ  
আভ্যন্তৰীণ নীতি অনুযায়ী ভিন্ন হ'ব পাৰে, যি কিছান ক্রেডিট কাৰ্ড লোনৰ গ্ৰাহকৰ  
ওপৰত ধৰা-বন্ধা হ'ব। বেংক প্ৰডাক্টৰ বিক্ৰী, বিপণন আৰু প্ৰচাৰৰ বাবে এই বেংকে  
এজেন্টৰ সেৱা গ্ৰহণ কৰিব পাৰে। ভাৰতীয় বিজাৰ্ড বেংকে কোনো ব্যক্তি / জনসাধাৰণ  
/ ট্ৰাষ্টৰ নিধি বা একাউন্ট নাৰাখে। ভাৰতীয় বিজাৰ্ড বেংকৰ নামত ফোন বা ইমেইল  
যোগে অহা এনে কোনো প্ৰস্তাৱৰ বলি হৈ নপৰিব।

## শস্যৰ উৎপাদন বিনিয়োগ আৰু ক্ষয়-ক্ষতিৰ বাবে ল'ন

কৃষি ল'ন ₹ 25,001 ৰ পৰা ₹ 2.5 কোটিলৈকে



**AXIS BANK**